

Total No. of printed pages = 19

4 (Sem-2) FACT

2012

FINANCIAL ACCOUNTING

Full Marks - 80

Time - Three hours

The figures in the margin indicate full marks
for the questions.

Answer either in English or in Assamese.

1. Give the meaning of following terms : $1 \times 10 = 10$

তলত দিয়া শব্দবোৰৰ অর্থ লিখা :

(a) Indian Accounting Standard

ভাৰতীয় হিচাপৰ মানক

(b) International Financial Reporting Standard

আন্তৰ্জাতিক বিত্তীয় প্রতিবেদনৰ মানক

(c) Synthetic system of Branch Accounting

শাখাযুক্ত হিচাপৰ চিষ্টিক পদ্ধতি

[Turn over

(d) Inland Branch under Branch Account

শাখাযুক্ত হিচাপত দেশীয় শাখা

(e) Dependent Branch under Branch Accounts

শাখাযুক্ত হিচাপ পদ্ধতিত নির্ভরশীল শাখা

(f) Interdepartmental Transfer under Departmental Accounts

বিভাগীয় হিচাপৰ অধীনত আন্তঃবিভাগীয় স্থানান্তরণ

(g) Goodwill

সুনাম

(h) Realisation Accounts of Partnership firm

অংশীদাৰী ব্যৱসায় প্রতিষ্ঠানৰ আদায়কৰণ হিচাপ

(i) Insolvent partner

দেউলীয়া অংশীদাৰ

(j) Conversion of partnership firm into a company.

অংশীদাৰী ব্যৱসায় প্রতিষ্ঠানৰ কোম্পানীলৈ পৰিবৰ্তন।

Answer the following questions very briefly :

$$2 \times 5 = 10$$

কৃত দিয়া প্ৰশ্নবোৰ চমু উত্তৰ লিখা :

(a) State two functions of International Accounting Standard Board.

আন্তৰ্জাতিক হিচাপৰ মানক পৰিযদৰ দুটা কাৰ্য উল্লেখ কৰা।

(b) Mention two basic needs of Branch Accounting.

শাখাযুক্ত হিচাপৰ দুটা মৌলিক প্ৰয়োজনীয়তা উল্লেখ কৰা।

(c) Mention two methods of recording departmental transaction in Departmental Accounts.

বিভাগীয় লেনদেনবোৰ বিভাগীয় হিচাপ বহীত লিপিবদ্ধ কৰাৰ দুটা পদ্ধতি উল্লেখ কৰা।

(d) Write two factors responsible for emergence of goodwill in a business firm.

ব্যৱসায় প্রতিষ্ঠানত সুনাম উত্তৰৰ সৈতে জড়িত দুটা কাৰণকৰ কৰা লিখা।

- (e) State two financial consequences of insolvency of a partner.

অংশীদার দেউলীয়া অবস্থা প্রাপ্তি হোরা দুটা বিন্ডীয় পরিণতি উল্লেখ কৰা।

3. Answer the following in brief : $5 \times 4 = 20$

তলত উল্লেখ কৰাবোৰ চমুকৈ উন্দৰ দিয়া :

- (a) Define the terms 'cash in transit' and 'goods in transit' and write the accounting treatment of 'cash in transit' and 'goods in transit' under debtor system of Branch Accounts.

'বাটত থকা ধন' আৰু 'বাটত থকা সামগ্ৰী'ৰ সংজ্ঞা লিখা। শাখাযুক্ত হিচাপৰ দেনাদাৰ পদ্ধতিত বাটত থকা ধন' আৰু 'বাটত থকা সামগ্ৰী' হিচাপ বক্ষণৰ বাবহা সম্পর্কে লিখা।

Or / অথবা

Write the distinction between 'Branch Debtors Account' and 'Memorandum Branch Debtors Account'.

শাখাযুক্ত দেনাদাৰ হিচাপ আৰু স্মাৰক লিপিবদ্ধ শাখা দেনাদাৰ হিচাপৰ পাৰ্থক্য লিখা।

- (b) Discuss the process of issuing International Financial Reporting Standards (IFRS).

আন্তৰ্জাতিক বিন্ডীয় প্রতিবেদন জাৰি কৰা প্ৰণালী বৰ্ণনা কৰা।

- Smith Company Limited has the following assets and liabilities :

শ্বিথ কোম্পানী লিমিটেডৰ নিম্নলিখিত ধৰণৰ সম্পত্তি আৰু দেনা আছিল :

Goodwill = Rs. 4,000

সুনাম

Other fixed asset = Rs. 8,000

অন্য স্থায়ী সম্পত্তি

Current assets = Rs. 4,000

চলিত সম্পত্তি

Preliminary expenses = Rs. 200

প্ৰাৰম্ভিক ব্যয়

Its all outstanding liabilities amounted to Rs. 2,000.

তেওঁলোকৰ সকলো অনাদায় দেনাৰ মূল্য 2,000 টকা।

It had earned an annual average profit before tax Rs. 3,000 for the last five years.

বিগত পাঁচটা বছরত এই কোম্পানীটোরে কর ধার্য করাব আগতে বছৰি গড়ে 3,000 টকাকে লাভ কৰিছিল।

The company is likely to be purchased by Alfred Limited, in which case, the rent paid by Smith Company Limited Rs. 500 p.a. will not be a charge in future.

কোম্পানীটো আলফ্রেড লিমিটেডে কিনাৰ সন্তুষ্টি আছে, এই ক্ষেত্ৰত স্থিথ কোম্পানীৰ দ্বাৰা পৰিশোধিত বছৰি 500 টকাৰ ভাড়া ভবিষ্যতে আৰোপ কৰা নহ'ব।

Assuming a normal return of 10% and tax rate at 40%, calculate the value of goodwill of Smith Company Limited.

লাভৰ সাধাৰণ হাৰ 10% আৰু কৰৰ হাৰ 40% বুলি ধৰিলৈ, স্থিথ কোম্পানী লিমিটেডৰ সুনামৰ মূল্য নিৰ্ধাৰণ কৰা।

(d) X and Y were partners sharing profit and losses equally. On 31st December, 2011 they decided to dissolve their partnership firm when their books showed the following balances.

X আৰু Y লাভ-লোকচান সম্পৰিমাণে ভগোৱাৰ বুজাৰুজিৰে অংশীদাৰ আছিল। 31 ডিচেম্বৰ, 2011 তাৰিখে তেওঁলোকৰ কাৰবাৰ অৱসায়ন ঘটাবলৈ সিন্কান্ত লোকৰ সময়ত হিচাপ বহীত ঊন্নতসমূহ আছিল নিম্নলিখিত ধৰণৰ :

Goodwill (সুনাম)	Rs. 10,000
Furniture (আচৰাৰ)	Rs. 9,000
Investment (বিনিয়োগ)	Rs. 28,000
Stock (মজুত পণ্য)	Rs. 47,000
Sundry Debtor	Rs. 32,000
সাধাৰণ দেনাদাৰ	
Sundry Creditor	Rs. 45,000
সাধাৰণ পাওনাদাৰ	
X's capital	Rs. 35,000
(Xৰ মূলধন)	
Y's capital	Rs. 46,000
(Yৰ মূলধন)	

The realisation expenses amounted to Rs. 2,000.

আদায়কৰণৰ ব্যয় 2,000 টকা।

The firm realised Rs. 37,000 from sundry debtors.

প্রতিষ্ঠানখনে সাধাৰণ দেনাদাৰৰ পৰা 37,000 টকা আদায় কৰিছিল।

Furniture and stock were sold for Rs. 4,000 and Rs. 36,000 but nothing could be realised from goodwill.

আচৰাৰ আৰু মজুত পণ্য 4,000 আৰু 36,000 টকা বিক্ৰী হল। সুনামৰ পৰা একো আদায় নহ'ল।

Investments were taken over by X for Rs. 38,000.

বিনিয়োগসমূহ X-এ 38,000 টকাত গ্ৰহণ কৰিলে।

You are asked to prepare Realisation Account

অংশীদাৰী কাৰবাৰৰ আদায়কৰণ হিচাপ প্ৰস্তুত কৰা।

Or / অথবা

State in brief the five modes of Dissolution of Partnership Firm.

অংশীদাৰী প্রতিষ্ঠান অৱসায়নৰ পাঁচটা পক্ষে
সংক্ষেপে লিখা।

Explain the AS-1 : Disclosure of Accounting Policies, or AS-10 : Accounting for fixed assets prescribed by the ICAI. 10

ICAI এ দিয়া AS-1 'হিচাপৰ নীতিৰ প্ৰকাশ' নতুবা AS-10 'স্থায়ী সম্পত্তি হিচাপৰ মানক'ৰ বিষয়ে বহলাই লিখা।

(a) On 1st April, 2011 Jorhat Limited opened a branch at Golaghat. All goods sold at the branch are received from the head office invoiced at cost plus 20%.

All expenses relating to Branch are paid by the Head Office. All cash collections are remitted daily to head office by the branches.

The following particulars relating to the year ended on 31st March, 2012 have been extracted from the weekly statement sent by the branches. 10

2011 চনৰ পহিলা এপ্ৰিলত, যোৰহাট লিমিটেডে
গোলাঘাটত এটা শাখা মুকলি কৰিলে। শাখাত বিক্ৰী
হোৱা দৰ্যসমূহ মূল ব্যয়ৰ ওপৰত 20% যোগ কৰি মুখ্য
কাৰ্যালয়ৰ পৰা শাখালৈ চালান দিয়া হৈছিল। শাখাৰ
মৈতে জড়িত সকলো ব্যয় মুখ্য কাৰ্যালয়ে বহন
কৰিছিল। সংগৃহীত নগদ ধন শাখাটোৱে নিয়মীয়াকৈ
মুখ্য কাৰ্যালয়লৈ প্ৰেৰণ কৰিছিল।

31 মার্চ, 2012-ত অন্ত পরা বছরটোৱ নিম্নলিখিত
তথ্যসমূহ শাখাটোৱে প্ৰেৰণ কৰা সাংগ্ৰাহিক বিবৃতিবোৰৰ
পৰা লোৱা গৈছে।

	Rs.(টকা)
Cash sale	39,300
(40% of net sales)	
নগদ বিক্ৰী	
(প্ৰকৃত বিক্ৰীৰ 40%)	
Sales returns	3,650
বিক্ৰী ফিৰৎ	
Sundry debtors	17,250
সাধাৰণ দেনাদাৰ	
Rent and tax	2,000
ভাড়া আৰু কৰ	
Bad debts	500
অনুদ্ধাৰণীয় ঋণ	
Cost of goods sent to Branch	60,000
শাখালৈ পঠিওৱা দ্ৰব্যৰ ব্যয় মূল্য	
General expenses	1,300
সাধাৰণ ব্যয়	

7/4 (Sem-2) FACT

(10)

9000(Y)

Rs.(টকা)

Goods received from H.O. 70,000

মুখ্য কাৰ্যালয়ৰ পৰা পোৱা দ্ৰব্য

Advertisement 4,000

বিবৃতি

Closing stock in hand 17,500

জাহাজৰ মুল্য

Wages 9,000

মালিকানা

Prepare Golaghat Branch Account as would
it appear in the books of the Head Office.

মুখ্য কাৰ্যালয়ৰ হিচাপ বহীত দেখুওৱাকৈ গোলাঘাট
শাখা হিচাপ প্ৰস্তুত কৰা।

Or / অথবা

(b) Elaborate the 'Stock and Debtor system' of
Branch Accounting. 10

শাখাযুক্ত হিচাপৰ 'দেনাদাৰ আৰু মজুত পণ্য হিচাপ
পঞ্জতিৰ' বিষয়ে বহলাই লিখা।

(11)

[Turn over]

6. (a) From the following Trial Balance extracted from the books of M/s. Nilima Stores, prepare the departmental Trading and Profit and Loss Accouts for the year ended 31st December, 2011 : $5+5=10$

মেচার্চ নীলিমা স্টোর মিলকরণ বিহুতির পরা সংগৃহীত
নিম্নলিখিত তথ্য ভিত্তি 31 ডিচেম্বর, 2011-ত অঙ্গ
পরা বছরটোর বাবে ব্যবসায়িক আৰু লাভ-লোকচান
ছিচাপ প্ৰস্তুত কৰা :

Particular	Dr.	Cr.
	Rs.	Rs.
	টকা	টকা
Opening stock		
আৰম্ভণি মজুত পণ্য		
Department A	10,000	
বিভাগ ক		
Department B	8,000	
বিভাগ খ		
Purchase and sale		
ক্ৰয় আৰু বিক্ৰয়		
Department A	18,000	30,000
বিভাগ ক		

Particular	Dr. Rs.	Cr. Rs.
	টকা	টকা
Department B	15,000	28,000
বিভাগ ক		
Carriage inward		
অন্ত পৰা পৰা কাটোৱা লাভ		
Department A	400	
বিভাগ ক		
Department B	200	
বিভাগ ক		
Machinery		
মুদ্রণালী		
Department A	2,000	
বিভাগ ক		
Department B	1,600	
বিভাগ ক		
Salaries	6,000	
লোকচান		
Rent	1,200	
ভৱন		

Particular	Dr. Rs.	Cr. Rs.
	টকা	টকা
Repairs to machinery	3,000	
যন্ত্রপাতির মেরামতি		
Debtors & Creditors	4,500	6,000
দেনাদার আৰু পাওনাদার		
Capital		16,000
মূলধন		
Cash in hand	1,200	
হাতত থকা নগদ ধন		
Bills receivable and payable	1,900	1,000
পাবলগীয়া আৰু পৰিশোধ কৰিবলগীয়া বিল		
Drawing	2,000	
আহৰণ		
Buildings		6,000
অটালিকা		
	<u>81,000</u>	<u>81,000</u>

7/4 (Sem-2) FACT (14)

Additional information for Departments A
and B respectively is as follows :

কৰ্তৃপক্ষ খ বিভাগৰ অতিৰিক্ত তথ্যবোৰ নিম্নলিখিত
হৈছে।

(ii) Closing stock on 31st December, 2011

কলাপতি জাহুন্দ পৰ্য

Department A = Rs. 14,000

কলাপতি

Department B = Rs. 12,000

কলাপতি

(b) Salary to be allocated in the ratio of 7:3
and repairs to machinery in the ratio of
2:3,

দৰমহা আৰ'টন হব 7:3 অনুপাতত আৰু যন্ত্রপাতিৰ
মেরামতি আবণ্টিত হব 2:3 অনুপাতত।

(c) Area of building is occupied in the ratio
of 3:2.

অটালিকাৰ এলোকা 3:2 অনুপাত দখলীকৃত
আছিল।

7/4 (Sem-2) FACT (15)

[Turn over]

- (d) Depreciate building at 5% p.a. and machinery at 10% p.a. $5+5=10$

অট্টালিকাৰ ওপৰত অৱক্ষয় বছৰি 5% আৰু
যন্ত্ৰপাতিৰ ওপৰত অৱক্ষয় বছৰি 10% ধাৰ
কৰা।

Or / অথবা

- (b) Review the importance of valuation of
goodwill for Partnership firm, company
and for public sector undertaking,

10

অংশীদাৰী কাৰবাৰ, কোম্পানী আৰু ৰাজহন্তা খণ্ড
প্রতিষ্ঠানৰ বাবে সুনামৰ মূল্যায়নৰ গুৰুত্ব পৰ্যালোচনা
কৰা।

7. (a) Apu and Nipu are partners in a firm sharing
profit and losses in the ratio of 3:2. They
decided to dissolve their firm on 31st
December, 2011 when their Balance Sheet
was as under : $4+2+4=10$

3:2 অনুপাতত লাভ লোকচান ভগাই লোকচান
বুজাৰুজিৰে অপু আৰু নিপু অংশীদাৰ আছিল। 31
ডিচেম্বৰ 2011 তাৰিখত তেওঁলোকে কাৰবাৰটো
অৱসায়ন কৰিবলৈ সিদ্ধান্ত ললে, যেতিয়া তেওঁলোকৰ
প্রতিষ্ঠানৰ উত্তৰ পত্ৰ আছিল নিম্নলিখিত ধৰণৰ :

Balance Sheet

উত্তৰ পত্ৰ

Liabilities	Amount Rs. (টকা)	Assets	Amount Rs. (টকা)
Capital		Freehold Property	16,000
Apu	17,500	মূল উপকৰ সম্পত্তি	
Nipu	10,000	Investment	4,000
		বিনিয়োগ	
Creditors	2,000	Debtors	2,000
		দেনাদার	
Profit and Loss A/C	4,500	Stock	3,000
লাভ লোকচান		মজুত পণ্য	
		Bank	2,000
		বেংকত জমা	
		Cash	7,000
		নগদ ধন	
	34,000		34,000

The partners decided to dissolve the firm on the above date. Apu took over the investment at an agreed value of Rs. 3,800. Other assets were realised as follows :

অংশীদার সকলে ওপরোক্ত তাৰিখত ব্যৱসায়টোৱাৰ অৱস্থান কৰিবলৈ সিদ্ধান্ত ললে। অপুৰে 3,800 টকাৰ বিনিময়ত বিনিয়োগ গ্ৰহণ কৰিবলৈ সম্মত হল। অন্যান্য সম্পত্তিবোৰ নিম্নলিখিত ধৰণে আদায় হলঃ

Freehold property Rs. 18,000

মুক্ত শুল্কৰ সম্পত্তি

Debtors (দেনাদার) 80% and

Stock (মজুত পণ্য) Rs. 2,800

Creditors of the firm agreed to accept 5% less.

পাওনাদার সকলে 5% কমকৈ লবলৈ সম্মত হল।

Expenses on realisation of assets amounted to Rs. 400.

সম্পত্তি আদায়কৰণৰ ব্যয় 400 টকা।

There was a typewriter in the firm which was bought out of the firm's money was not shown in the above Balance Sheet.

প্রতিষ্ঠানখনত প্রতিষ্ঠানখনৰ অৰ্থৰে ক্ৰয় কৰা এটা মূদ্রালেখন যন্ত্ৰ আছিল যিটো উত্তৰ পত্ৰত উল্লেখিত হোৱা নাই।

7/4 (Sem-2) FACT

(18)

9000(Y)

The typewriter is now worth Rs. 3,000 but was sold for Rs. 1,000.

মূদ্রালেখন যন্ত্ৰটোৱাৰ বৰ্তমান মূল্য 3,000 টকা যদিও এইটো 1,000 টকাত বিক্ৰী হৈছিল।

Close the firm's Book of Accounts by preparing a Realisation Account, Partners' Capital Account and Bank Account.

কৰ্মসূচী হিচাপ, কার্পোৰেশনৰ মূলধন হিচাপ আৰু
কৰ্মসূচী প্ৰক্ৰিয়া কৰি প্ৰতিষ্ঠানখনটোৱাৰ হিচাপ বহী বনাবলৈ।

Or / বিকলি

(b) Explain the procedures to be followed on dissolution in respect of settlement of Accounts of the Partnership Firms. 10

কৰ্মসূচী সম্মত অংশীদাৰী কাৰ্বোৰৰ হিচাপ পত্ৰ
প্ৰিজ্ঞাতি কৰণৰ পদ্ধতি সম্পর্কে বহুলাই লিখা।

7/4 (Sem-2) FACT

(19)

9000(Y)